

2015

BANKING

Full Marks : 100

Time : Three hours

*The figures in the margin indicate full marks
for the questions.*

1. Answer as directed :

1×8=8

নিৰ্দেশানুযায়ী উত্তৰ দিয়া :

(a) What was the previous name of State Bank of India ?

ভাৰতীয় ষ্টেট বেংকৰ পূৰ্বৰ নাম কি আছিল ?

(b) Which method is adopted by the Reserve Bank of India for issuing notes ?

ৰিজাৰ্ভ বেংকে নোট ছপা কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰে ?

(c) What is Mutual Fund ?

উমেহতীয়া পুঁজিৰ অৰ্থ লিখা।

(d) The IMF came into existence in the year _____. (Fill in the gap)

আন্তৰ্জাতিক মুদ্রানিধি _____ চনত স্থাপন কৰা হৈছিল। (খালী ঠাই পূৰণ কৰা)

(e) Write the full form of SIDC.

SIDC ৰ সম্পূৰ্ণ ৰূপটো লিখা।

(f) Give an example of Negotiable instrument

হস্তান্তৰযোগ্য দলিলৰ এটা উদাহৰণ দিয়া।

(g) Governor of RBI is appointed for a period of 4/5/10 years. (Choose the correct answer).

RBI ৰ গৱৰ্ণৰ 4/5/10 বছৰৰ বাবে নিযুক্তি দিয়া হয়। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

(h) What is bank rate ?

বেংক ৰেট কি ?

2. Name any two Central banking functions performed by the State Bank of India. 2

ভাৰতীয় ষ্টেট বেংকে পালন কৰা যি কোনো দুটা কেন্দ্ৰীয় বেংকৰ কাৰ্য উল্লেখ কৰা।

3. What is full reserve system of note issue ? 2

মুদ্রা প্ৰৱৰ্তনৰ পূৰ্ণসংৰক্ষণ পদ্ধতি কি ?

4. Name two sub-market of Indian money market. 2

ভাৰতীয় মুদ্রা বজাৰৰ দুটা উপ-বজাৰৰ নাম লিখা।

5. Who is collecting banker ? 2

সংগ্ৰহকাৰী বেংক কাক বোলে ?

6. Define holder under sec-8 of the Negotiable Instrument Act, 1881. 2

হস্তান্তৰযোগ্য পত্ৰ আইনৰ ৮ নং ধাৰা অনুসৰি ধাৰকৰ সংজ্ঞা দিয়া।

7. Briefly explain the agency services rendered by commercial banks. 3

বাণিজ্যিক বেংকসমূহে আগবঢ়োৱা প্ৰতিনিধিত্বমূলক সেৱাসমূহৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

8. State the meaning of Non-Bank Financial Institutions with example. 3

উদাহৰণসহ অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ অৰ্থ লিখা।

9. Write a brief note about stock exchange. 3

স্টক বিনিময় বজাৰ বা প্ৰতিভূতি বজাৰৰ বিষয়ে চমু টোকা লিখা।

Or / নাইবা

Write a brief note on Money Market.

মুদ্রা বজাৰৰ বিষয়ে চমু টোকা লিখা।

10. State the conditions for dishonour of cheque. 3

চেক অসম্মান কৰাৰ চৰ্তসমূহ বৰ্ণনা কৰা।

Or / নাইবা

Explain the meaning of the term 'material alteration' of a cheque with illustrations.

উদাহৰণসহ ধনাদেশৰ মূল বিষয়বস্তু সাল-সলনিৰ অৰ্থ ব্যাখ্যা কৰা।

11. State *any three* differences between promissory note and cheque. 3

প্ৰতিশ্ৰুতি পত্ৰ আৰু চেকৰ মাজত তিনিটা পাৰ্থক্য উল্লেখ কৰা।

Or / নাইবা

Draw a specimen copy of a promissory note.

প্ৰতিশ্ৰুতিপত্ৰ এটাৰ নমুনা অংকণ কৰা।

12. What are the main objectives of International Monetary Fund? 5

আন্তৰ্জাতিক মুদ্রানিধিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি ?

13. Explain the *five* functions of State Bank of India. 5

ভাৰতীয় স্টেটবেংকৰ পাঁচটা কাৰ্য্যৱলী ব্যাখ্যা কৰা।

Or / নাইবা

Discuss the main objectives and achievements of bank nationalisation in India.

ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰধান উদ্দেশ্য আৰু সফলতাসমূহ আলোচনা কৰা।

14. Discuss about the institution participating in the Indian Money Market. 5

ভাৰতীয় মুদ্রাবজাৰত অংশগ্ৰহণকাৰী অনুষ্ঠান সমূহৰ বিষয়ে আলোচনা কৰা।

Or / নাইবা

Discuss the objectives and functions of NABARD.

নাবাৰ্ডৰ উদ্দেশ্য আৰু কাৰ্য্যৱলী আলোচনা কৰা।

15. Who is a paying banker? State the precautions a banker should take before paying a cheque. 2+3=5

পৰিশোধকাৰী বেংক কাক বোলে ? বেংক চেক আদায়ৰ পূৰ্বে কি সতৰ্কতা অবলম্বন কৰিব লাগে বৰ্ণনা কৰা।

16. Differentiate between cheque and bank draft. 5

ধনাদেশ আৰু বেংক ড্ৰাফ্ট মাজত পাৰ্থক্য দেখুওৱা।

17. Mention *five* features or characteristics of Indian Capital Market. 5

ভাৰতীয় পুঁজি বজাৰৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

18. Discuss the functions of Reserve Bank of India as banker for Government and commercial banks. 5

চৰকাৰ আৰু বাণিজ্যিক বেংকৰ বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য আলোচনা কৰা।

19. Discuss the evolution and growth of commercial banking in India. 8

ভাৰতৰ বাণিজ্যিক বেংকৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্বন্ধে আলোচনা কৰা।

Or / নাইবা

What is financial market ? Mention the name of the various kinds of market. Explain *any one* of them. 2+2+4=8

বিত্তীয় বজাৰ কি ? বিভিন্ন প্ৰকাৰ বজাৰৰ নাম উল্লেখ কৰা। তাৰ যি কোনো এটাৰ ব্যাখ্যা কৰা।

20. What is Negotiable Instrument ? What are essential characteristics of Negotiable Instrument ? 2+6=8

হস্তান্তৰ যোগ্য পত্ৰ কি ? হস্তান্তৰ যোগ্য পত্ৰৰ বিশেষ বৈশিষ্ট্য সমূহ কি কি ?

Or / নাইবা

Define Hundi. Discuss the different types of Hundi.

হুণ্ডিৰ সংজ্ঞা দিয়া। বিভিন্ন প্ৰকাৰৰ হুণ্ডিৰ বিষয়ে আলোচনা কৰা।

21. What is Lead bank scheme ? State the effects of this scheme. 2+6=8

নাযক বেংক আঁচনি কি ? এই আঁচনিৰ ফলাফল উল্লেখ কৰা।

Or / নাইবা

Discuss the principles of sound lending to be followed by commercial bank. 8

বাণিজ্যিক বেংকে অনুসৰণ কৰা সুস্থ ঋণনীতিসমূহ আলোচনা কৰা।

22. What is Central Bank ? Discuss the traditional functions of RBI. 2+6=8

কেন্দ্ৰীয় বেংক কি ? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰম্পৰাগত কাৰ্যবোৰ বৰ্ণনা কৰা।